

অনুশীলনমূলক পৰীক্ষাসমূহ

- গুৱাহাটী বিশ্ববিদ্যালয়ে, পৰীক্ষার্থীসকলক এই অনলাইন মাধ্যমত হ'বলগীয়া মুক্ত পাঠ্য-পুঠি পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ লগত চিনাকী কৰি দিবলৈ, এটা অনুশীলনমূলক পৰীক্ষা পোৰ্টেল (portal) মুকলি কৰি দিব।
- এই পোৰ্টেল টো বিভিন্ন শাখাৰ বেলেগ বেলেগ বিষয় অনুসৰি, বেলেগ বেলেগ দিনত খোলা যাব। সম্ভাৱণতে, এই পোৰ্টেল টো, বিভিন্ন বিষয়ত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষার্থীৰ সংখ্যা অনুসৰি, এদিনৰ পৰা কেইবাদিন পৰ্যন্ত খোলা থাকিব। ইয়াৰ সময়সূচী, **এই পৃষ্ঠাত** চাব পাৰিব (নাইবা তলত দিয়া সংযোগৰ পৰাও চাব পাৰে)।
- পৰীক্ষার্থীসকলে, এইটো কথা মনকৰিবলগীয়া যে, এই অনুশীলনমূলক পৰীক্ষা পৰীক্ষার্থীৰ কোনো ধৰণৰ বিষয়-জ্ঞানৰ বিষয়ে নহয় আৰু ইয়াত কোনো বিষয়ৰ কোনো ধৰণৰ উদাহৰণমূলক প্ৰশ্নকাকতো দিয়া ন'হ'ব। ই মাত্ৰ, পৰীক্ষার্থীসকলক এই অনলাইন মাধ্যমেৰে হ'বলগীয়া পৰীক্ষাৰ কাৰিকৰী দিশটোৰ লগত চিনাকী কৰি দিয়াৰহে এক প্ৰয়াস, কিয়নো এই পৰীক্ষা-প্ৰক্ৰিয়াত কোনো ধৰণৰ কাৰিকৰ (physical বা offline) কাৰ্য্যৱলী নাথাকিব।

অনুশীলনমূলক পৰীক্ষা কেনেকৈ হ'ব?

1. এই অনুশীলনমূলক পৰীক্ষাৰ সময়সূচী **এই পৃষ্ঠাত** চাব পাৰে।
2. এজন পৰীক্ষার্থীয়ে তেওঁৰ বিষয় বা শাখা অনুসৰি সেইদিনাৰ পৰীক্ষাৰ পোৰ্টেল ত দিয়া নিৰ্দেশিকা অনুযায়ী লগ-ইন কৰিব লাগিব। *এই অনুশীলনমূলক পৰীক্ষাৰ পোৰ্টেল দিনৰ 08:00 বজাৰ পৰা 16:00 বজালৈকে খোলা থাকিব আৰু এজন পৰীক্ষার্থীয়ে এই সময়সীমাৰ ভিতৰত যিকোনো সময়তে লগ-ইন কৰিব পাৰিব। যদি প্ৰথমবাৰ*

লগ-ইন্ কৰোঁতে কোনো পৰীক্ষাৰ্থী অসুবিধাৰ সন্মুখীন হয়, তেন্তে
প্ৰয়জন অনুসৰি, তেওঁ এবাৰতকৈ বেছিও লগ-ইন্ কৰিব পাৰিব।

3. লগ-ইন্ কৰাৰ পাছত, পৰীক্ষাৰ্থীজনে এখন এক পৃষ্ঠাৰ এখন
নিৰ্দেশাৱলী ডাউনলোড কৰিব লাগিব, যিখন ডাউনলোড কৰাৰ
প্ৰক্ৰিয়া এখন প্ৰকৃত প্ৰশ্নকাকত ডাইনলোড কৰাৰ নিচিনাই হ'ব। এই
নিৰ্দেশাৱলীখনৰ এক নমুনা **এই সংযোগৰ** পৰা চাব পাৰি, যিখনত
পৰীক্ষাৰ্থী এজনে এই অনুশীলনমূলক পৰীক্ষাৰ দিনা কি কি নিয়ম
পালন কৰিব লাগিব, সেইয়া লিখা থাকিব।

4. ইয়াৰ পাছত, পৰীক্ষাৰ্থীজনে, দহটা পৃষ্ঠাৰ এখন স্কেন কৰি তৈয়াৰ
কৰা PDF ফাইল আপলোড কৰিব লাগিব, যাৰ আকাৰ 5.0MB তকৈ
বেছি হ'ব নোৱাৰিব।

5. ডাউনলোড আৰু আপলোডৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগেই, এই
অনুশীলনমূলক পৰীক্ষা শেষ হ'ব।

6. এই অনুশীলনমূলক পৰীক্ষাৰ প্ৰক্ৰিয়া, প্ৰকৃতভাৱে হ'বলগীয়া পৰীক্ষাৰ
প্ৰক্ৰিয়াৰ লগত হুবহু একে।

*এই অনুশীলনমূলক পৰীক্ষাত, পৰীক্ষাৰ্থীসকলে এইটো কথাত মনোনিবেশ
কৰা উচিত যে, তেওঁলোকে যাতে, এই পৃষ্ঠাত দিয়া পৰীক্ষাৰ সময়সীমাৰ
ভিতৰত, ডাউনলোড আৰু আপলোড ৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন
কৰিব পাৰে, কিয়নো, প্ৰকৃত পৰীক্ষাত, পৰীক্ষাৰ্থীসকলে এই প্ৰক্ৰিয়াটো মাত্ৰ
এবাৰতে সম্পূৰ্ণ কৰিব লাগিব।*

মতামত

এই অনুশীলনমূলক পৰীক্ষাত অংশ গ্ৰহণ কৰাৰ পাছত, পৰীক্ষাৰ্থী সকললৈ
আমাৰ অনুৰোধ যাতে তেওঁলোকে, আমৰা ফিড বেক প্ৰক্ৰিয়াৰ যোগেদি,
তেওঁলোকৰ অনুভৱৰ ওপৰত মতামত প্ৰকাশ কৰে। মতামত প্ৰকাশ
কৰিবলৈ, এই পৃষ্ঠাৰ প্ৰথমতেই থকা ফিড বেক ৰ প্ৰতীক চিহ্নত ক্লিক
কৰজ।